

2018

(November)

MATHEMATICS

(General)

Course : 301

[Group—A : Coordinate Geometry and
Group—B : Analysis—I (Real Analysis)]

Full Marks : 80
Pass Marks : 32/24

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

GROUP—A

(Coordinate Geometry)

SECTION—I

(2-Dimension)

1. (a) $ax^2 + 2hxy + by^2 = 0$ এ নির্দেশ করা দুড়ল পৃথক
স্বল্পেখা পাবহৈ যোৱা বিন্দুটো লিখা, য'ত
 $h^2 - ab > 0$.

1

Write the point through which a pair of two distinct straight lines represented by $ax^2 + 2hxy + by^2 = 0$ passes when $h^2 - ab > 0$.

- (b) তলৰ উক্তিৰ বাবে শুন্দি উক্তিৰ বাটি উলিওৱা :

$ax^2 + 2hxy + by^2 + 2gx + 2fy + c$ ৰ সাৰণিক
এক অচৰ হ'ব

1

Choose the correct answer for the following :

Determinant of

$$ax^2 + 2hxy + by^2 + 2gx + 2fy + c$$

is invariant under

- (i) একমাত্ৰ বৈধিক পৰিবৰ্তনত
translation only
 - (ii) একমাত্ৰ ঘূৰ্ণনত
rotation only
 - (iii) বৈধিক পৰিবৰ্তন আৰু ঘূৰ্ণনত
translation and rotation
 - (iv) ওপৰৰ এটাো নহয়
- None of the above

- (c) $x^2 - y^2 = a^2$ সমীকৰণক পৰিবৰ্তন কৰা যদিহে
অক্ষকেইডল 45° ঘূৰোৱা হয়।

3

Transform the equation $x^2 - y^2 = a^2$, if the axes are rotated through an angle 45° .

(3)

2. (a) একেবেঢীয় এযোৰ বেখাৰ কোটি লিখা। 1

Write the rank of a pair of coincident lines.

- (b) $x^2 - 3xy - 4y^2 = 0$ এ নির্দেশ কৰা বেখা দুড়ালৰ
মাজৰ কোণটো নিৰ্ণয় কৰা। 2

Find the angle between the pair of lines
represented by $x^2 - 3xy - 4y^2 = 0$.

- (c) $ax^2 + 2hxy + by^2 = 0$ সমীকৰণে নির্দেশ কৰা বেখা
দুড়ালৰ মাজৰ কোণৰ সমদ্বিখণ্ডকৰ সমীকৰণ লিখা। 1

Write the equation of the bisectors of the
angles between the lines represented by
 $ax^2 + 2hxy + by^2 = 0$.

- (d) দেখুওৱা যে

$$8x^2 + 10xy + 3y^2 + 26x + 16y + 21 = 0$$

সমীকৰণে এযোৰ সৰলবেখা নির্দেশ কৰে। 3

Show that the equation

$$8x^2 + 10xy + 3y^2 + 26x + 16y + 21 = 0$$

represents a pair of straight lines.

- (e) দেখুওৱা যে $ax^2 + 2hxy + by^2 = 0$ আৰু
 $lx + my + n = 0$ বেখাকেইডালে উৎপন্ন কৰা ত্ৰিভুজৰ
কালি হ'ব

$$\frac{n^2 \sqrt{h^2 - ab}}{am^2 - 2hlm + bl^2}$$

5

Show that the area of the triangle formed by the lines $ax^2 + 2hxy + by^2 = 0$ and $lx + my + n = 0$ is

$$\frac{n^2 \sqrt{h^2 - ab}}{am^2 - 2hlm + bl^2}$$

অথবা / Or

দেখুওৱা যে মূল বিন্দুৰ মাজেৰে পাৰহৈ যোৱা আৰু
 $5x^2 - 7xy - 3y^2 = 0$ ৰ লম্ব বেখাৰ সমীকৰণ হ'ল
 $3x^2 - 7xy - 5y^2 = 0.$

5

Show that the equation of the lines passing through the origin and perpendicular to

$$5x^2 - 7xy - 3y^2 = 0$$

$$\text{is } 3x^2 - 7xy - 5y^2 = 0.$$

3. (a) x আৰু y ৰ এটা সাধাৰণ দ্বিতীয় সমীকৰণে কেতিয়া উপবৃত্ত নিৰ্দেশ কৰিব লিখা।

1

Write the condition when a general second-degree equation in x and y represents an ellipse.

- (b) (x_1, y_1) বিন্দুত $\frac{x^2}{a^2} + \frac{y^2}{b^2} = 1$ উপবৃত্তৰ স্পর্শকৰ সমীকৰণ লিখা।

1

Write the equation of the tangent to the ellipse $\frac{x^2}{a^2} + \frac{y^2}{b^2} = 1$ at (x_1, y_1) .

(5)

- (c) $3x^2 + 3y^2 - 2xy - 2x + 6y + 2 = 0$ শঙ্কুর কেন্দ্র
নির্ধারণ করা।

3

Determine the centre of the conic
 $3x^2 + 3y^2 - 2xy - 2x + 6y + 2 = 0.$

অথবা / Or

$$x^2 + y^2 - 2x + 5 = 0 \quad \text{বক্তৃতা} \quad \text{সাপেক্ষে}$$

$$x + 2y + 3 = 0 \text{ বেখাব ফর্ম নির্ণয় করা।}$$

3

Find the pole of the line $x + 2y + 3 = 0$
with respect to the circle
 $x^2 + y^2 - 2x + 5 = 0.$

- (d) $11x^2 - 4xy + 14y^2 - 58x - 44y + 71 = 0$

সমীকরণক লঘূকৃত করি বিহিত কৃগত প্রকাশ করা।

5

Reduce the equation

$$11x^2 - 4xy + 14y^2 - 58x - 44y + 71 = 0$$

to canonical form.

অথবা / Or

(1, 1) বিন্দুত,

$$2x^2 + 5xy + 3y^2 + 4x - 10y - 4 = 0$$

বক্তৃত স্পর্শক আৰু অভিলম্বৰ সমীকৰণবোৰ নির্ধারণ কৰা।

5

Find the equations of the tangents and
normal to the curve

$$2x^2 + 5xy + 3y^2 + 4x - 10y - 4 = 0$$

at (1, 1).

SECTION-II
(3-Dimension)

4. (a) মূল বিন্দুর মাঝেরে পারবে যোৱা এটা সমতলৰ সাধাৰণ
সমীকৰণ লিখা ।

1

Write the general equation of a plane which passes through the origin.

- (b) অক্ষত 1, -2, -3 ছেদাংশ কৰা সমতলৰ সমীকৰণ
লিখা ।

1

Write the equation of the plane which makes intercepts 1, -2, -3 on the axes.

- (c) $2x - y + 3z + 7 = 0$ আৰু $x - 2y - 3z + 8 = 0$
সমতল দুখনৰ মাজৰ কোণ নিৰ্ণয় কৰা ।

2

Find the angle between the planes
 $2x - y + 3z + 7 = 0$ and $x - 2y - 3z + 8 = 0$.

- (d) দেখুওৱা যে $\frac{x-1}{2} = \frac{y-2}{3} = \frac{z-3}{4}$ আৰু
 $\frac{x-2}{3} = \frac{y-3}{4} = \frac{z-4}{5}$ তলদুখন সমতলীয় ।

2

Show that $\frac{x-1}{2} = \frac{y-2}{3} = \frac{z-3}{4}$ and
 $\frac{x-2}{3} = \frac{y-3}{4} = \frac{z-4}{5}$ are coplanar.

- (e) $x + 2y - 5z + 9 = 0 = 3x - y + 2z - 5$ আৰু
 $2x + 3y - z - 3 = 0 = 4x - 5y + z + 3$ ৰেখা-
দুড়লৰ মাজৰ ছেদবিন্দুৰ স্থানাংক নিৰ্ধাৰণ কৰা ।

4

Find the point of intersection of the lines
 $x + 2y - 5z + 9 = 0 = 3x - y + 2z - 5$ and
 $2x + 3y - z - 3 = 0 = 4x - 5y + z + 3.$

অথবা / Or

(3, 5, 1), (2, 3, 0), (0, 6, 0) বিন্দুর মাঝেরে
 পারইয়ে যোৱা সমতলৰ সমীকৰণ নিৰ্ণয় কৰা।

4

Find the equation of the plane passing
 through (3, 5, 1), (2, 3, 0), (0, 6, 0).

5. (a) $\frac{x-3}{3} = \frac{y-8}{-1} = \frac{z-3}{1}$ আৰু

$$\frac{x+3}{-3} = \frac{y+7}{2} = \frac{z-6}{4}$$

বেধাদুড়ালৰ মাজৰ সৰনিয় দূৰত্ব নিৰ্ণয় কৰা।

4

Find the shortest distance between the
 lines $\frac{x-3}{3} = \frac{y-8}{-1} = \frac{z-3}{1}$ and

$$\frac{x+3}{-3} = \frac{y+7}{2} = \frac{z-6}{4}$$

(b) $z = 5x - 6 = 4y + 3$ আৰু $z = 2x - 4 = 3y + 5$
 বেধাদুড়াল ছেদ কৰা বেধাড়ালৰ সমীকৰণ নিৰ্ণয় কৰা।

4

Find the equation to the line which
 intersects the lines $z = 5x - 6 = 4y + 3$ and
 $z = 2x - 4 = 3y + 5.$

(8)

অথবা / Or

k বামান নির্ণয় কৰা যাতে বেখাদ্য

$$\frac{x-1}{2} = \frac{y-4}{1} = \frac{z-5}{2} \text{ আৰু}$$

$$\frac{x-2}{-1} = \frac{y-8}{k} = \frac{z-11}{4}$$

ছেদ কৰে।

4

Determine the value of k , so that the lines $\frac{x-1}{2} = \frac{y-4}{1} = \frac{z-5}{2}$ and

$\frac{x-2}{-1} = \frac{y-8}{k} = \frac{z-11}{4}$ may intersect.

GROUP—B

(Analysis—I)

6. (a) যদি $y = \cos 3x$ হয়, তেন্তে y_n নির্ণয় কৰা। 1

If $y = \cos 3x$, then find y_n .

- (b) $y = \sin 3x$ বক্র উপঅভিস্থ দৈর্ঘ্য নির্ণয় কৰা। 1

Find the length of the subnormal to the curve $y = \sin 3x$.

- (c) $x = at^2$, $y = 2at$ বক্র যি কোনো বিন্দুত বক্রতা ব্যাসার্ধ নির্ণয় কৰা। 2

Find the radius of curvature at any point of the curve $x = at^2$, $y = 2at$.

- (d) যদি $y = (x + \sqrt{1+x^2})^m$, তেন্তে দেখুওৱা যে $(1+x^2)y_2 + xy_1 - m^2y = 0$. 3

(9)

If $y = (x + \sqrt{1+x^2})^m$, then show that
 $(1+x^2)y_2 + xy_1 - m^2y = 0.$

অথবা / Or

যদি $y = \tan^{-1} x$, তেন্তে দেখুওৱা যে
 $(1+x^2)y_{n+1} + 2nxy_n + n(n-1)y_{n-1} = 0.$ 3

If $y = \tan^{-1} x$, then show that
 $(1+x^2)y_{n+1} + 2nxy_n + n(n-1)y_{n-1} = 0.$

(e) যি কোনো এটাৰ মান নিৰ্ণয় কৰা : 3

Evaluate any one :

$$(i) \lim_{x \rightarrow 0} \frac{\tan x - x}{x - \sin x}.$$

$$(ii) \lim_{x \rightarrow \frac{\pi}{2}} \frac{\tan 5x}{\tan x}$$

7. (a) $[0, \pi]$ অন্তবালত ফলন $\sin 2x$ ত বলচ উপগাদাৰ
প্ৰয়োগ পৰীক্ষা কৰা। 2

Examine the applicability of Rolle's theorem to the function $\sin 2x$ in $[0, \pi].$

(b) যদি $f(x)$, অন্তবাল $[a, b]$ ত অনবিচ্ছিন্ন হয় আৰু
 (a, b) ত $f'(x) \geq 0$ হয়, তেন্তে দেখুওৱা যে $f(x)$,
 (a, b) ত বৰ্ধমান হ'ব। 3

If $f(x)$ is continuous in $[a, b]$ and $f'(x) \geq 0$
in (a, b) , then show that $f(x)$ monotone
increasing in $(a, b).$

(c) লাগ্রাঞ্জের মধ্যমান উপপাদ্য উল্লেখ করি প্রমাণ করা। 5

State and prove Lagrange's mean value theorem.

অথবা / Or

টেইলর উপপাদ্য উল্লেখ করি প্রমাণ করা। 5

State and prove Taylor's theorem.

8. (a) যদি $f = \sin^{-1}\left(\frac{x}{y}\right)$ হয়, তেন্তে $\frac{\partial f}{\partial x}$ নির্ণয় করা। 1

If $f = \sin^{-1}\left(\frac{x}{y}\right)$, then find $\frac{\partial f}{\partial x}$.

(b) যদি $f(x, y) = 0$ হয়, তেন্তে $\frac{dy}{dx}$ ব মান লিখা। 1

If $f(x, y) = 0$, then write the value of $\frac{dy}{dx}$.

(c) যদি $u = \frac{y}{z} + \frac{z}{x} + \frac{x}{y}$ হয়, তেন্তে প্রমাণ করা যে

$$x \frac{\partial u}{\partial x} + y \frac{\partial u}{\partial y} + z \frac{\partial u}{\partial z} = 0$$

3

If $u = \frac{y}{z} + \frac{z}{x} + \frac{x}{y}$, then prove that

$$x \frac{\partial u}{\partial x} + y \frac{\partial u}{\partial y} + z \frac{\partial u}{\partial z} = 0$$

9. (a) মান নির্ণয় করা :

1

Evaluate :

$$\int_0^{\frac{\pi}{2}} \sin^3 x \, dx$$

(b) $\int_0^{2a} f(x) \, dx = 2 \int_0^a f(x) \, dx$ হেবাব চর্ত লিখা।

1

Write the condition when
 $\int_0^{2a} f(x) \, dx = 2 \int_0^a f(x) \, dx.$

(c) তলৰ যি কোনো এটাৰ লঘুকৰণৰ সূত্ৰ নির্ণয় কৰা :

4

Obtain reduction formula for any one of
the following :

$$(i) \int_0^{\frac{\pi}{2}} \cos^n x \, dx$$

$$(ii) \int_0^{\frac{\pi}{4}} \tan^n x \, dx$$

(d) যি কোনো এটাৰ মান নির্ণয় কৰা :

4

Evaluate any one :

$$(i) \int_0^{\frac{\pi}{2}} \frac{\sin x - \cos x}{1 + \sin x \cos x} \, dx$$

$$(ii) \int_0^{\frac{\pi}{2}} \frac{\sin x}{\sin x + \cos x} \, dx$$

★ ★ ★